

Total No. of printed pages = 12

4 (Sem-2) BUST

2017

**BUSINESS STATISTICS**

Paper : 204

Full Marks - 80

Time - Three hours

The figures in the margin indicate full marks  
for the questions.

Answer either in English or in Assamese.

ইংরাজী অথবা অসমীয়াত উত্তর কৰিব।

Answer question Nos. 1, 2, 3 and  
any four from the rest.

1, 2, 3 নং প্রশ্নৰ উত্তর লিখিবা আৰু  
বাকী প্রশ্নবোৰৰ পৰা যি কোনো চাৰিটাৰ উত্তর লিখিব।

1. (a) Fill in the blanks :

খালী ঠাই পূৰণ কৰা :

(i) If A is an event then, .....  $\leq P(A) \leq$   
..... . 1

যদি A এটা ঘটনা, তেন্তে .....  $\leq P(A) \leq$   
..... ।

[Turn over

- (ii) The aggregates of all sample points is called the ..... . 1

সকলো প্রতিদর্শ বিন্দুৰ সমূদায়ক ..... বোলে।

- (iii) The independent variate values in interpolation are termed as ..... . 1

অন্তর্বেশনত স্বতন্ত্র চলকৰ মানক ..... বুলি কোৱা  
হয়।

- (iv) Cost of living Index Numbers are known  
as ..... . 1

জীৱন নিৰ্বাহ ব্যয় সূচকাংকক ..... বুলি জনা যায়।

- (b) Write down the approximate relation  
between mean, median and mode of a  
moderately skewed distribution. 1

মজলীয়াবিধিৰ বিষম বণ্টনৰ গড়, মধ্যমা আৰু বহুলকৰ  
মাজত থকা আসন্ন সম্বন্ধটো লিখা।

- (c) Find the SD of the values given below : 1

তলৰ মানকেইটাৰ মানক রিচলন নিৰ্ণয় কৰা :

2, 2, 2, 6, 6, 6, 6

- (d) If the mean of the series  $X_1, X_2, \dots, X_n$  is  $\bar{X}$ , what is the mean of the series  $4X_1, 4X_2, \dots, 4X_n$ ? 1

$X_1, X_2, \dots, X_n$  শ্রেণীটোর মাধ্য  $\bar{X}$  হলে,  $4X_1, 4X_2, \dots, 4X_n$  শ্রেণীটোর মাধ্য মান কিমান হব ?

- (e) Mention the parameter of Poisson probability distribution. 1

পর্যচন সম্ভাবিতা বন্টনৰ প্রাচলটো উল্লেখ কৰা।

- (f) Mention two control charts for variables in SQC. 1

পরিসাংখ্যিকীয় গুণতা নিয়ন্ত্রণত চলকৰ ক্ষেত্ৰত দুখন নিয়ন্ত্ৰণ চিত্ৰৰ নাম লিখা।

- (g) Select the correct answer : 1

শুন্দি উভৰ নিৰ্বাচন কৰা :

If  $r = \pm 1$ , the two lines of regression are :

যদি  $r = \pm 1$ , তেনেহলে সমাশ্রয়ণ ৰেখা দুডাল হব :

- (i) Coincident

সংপাতী

- (ii) Parallel

সমান্তৰাল

(iii) Perpendicular to each other

পরস্পর লম্ব

(iv) None of the above.

ওপৰৰ এটাো নহয়।

2. (a) Find the GM of 0·2 and 3·2. 2

০·২ আৰু ৩·২ৰ গুণোভৰ মাধ্য উলিওৱা।

(b) Distinguish between parameter and statistic. 2

প্ৰচল আৰু প্ৰতিদৰ্শজৰ মাজৰ পাৰ্থক্য দেখুওৱা।

(c) Find  $E(X)$  for the following probability distribution of  $X$  : 2

$X$ -ৰ নিম্নলিখিত সম্ভাৱিতা বন্টনৰ বাবে  $E(X)$  নিৰ্ণয় কৰা :

$X : 0 \quad 1 \quad 2 \quad 3$

$P : 1/8 \quad 3/8 \quad 3/8 \quad 1/8$

(d) State two essential points to be noted while drafting a questionnaire. 2

প্ৰশ্নাবলীৰ তালিকা প্ৰস্তুত কৰোতে লক্ষ্য কৰিবলগীয়া দুটা নিয়মৰ কথা উল্লেখ কৰা।

(e) Mention two properties of correlation coefficient. 2

সহসম্বন্ধ গুণাংকৰ দুটা ধৰ্ম উল্লেখ কৰা।

3. Answer any four of the following questions :

5×4=20

তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) Distinguish between primary data and secondary data. Mention various methods of collecting primary data.

মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজৰ পাৰ্থক্য লিখা। মুখ্য তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহ উল্লেখ কৰা।

- (b) Write a note on the importance of Statistics in Commerce.

বাণিজ্যত পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্ব সম্পর্কে এটা টোকা লিখা।

- (c) Define mathematical expectation. A random variable  $X$  has the following probability distribution :

গাণিতিক প্ৰত্যাশাৰ সংজ্ঞা লিখা। এটা যাদৃচিক্ষক চলক  $X$ -ৰ সম্ভাৱিতা বন্টন তলত দিয়া হৈছে :

$X$ :	1	2	3	4	5	6
-------	---	---	---	---	---	---

$P(X)$ :	$\frac{1}{6}$	$\frac{1}{6}$	$\frac{1}{6}$	$\frac{1}{6}$	$\frac{1}{6}$	$\frac{1}{6}$
----------	---------------	---------------	---------------	---------------	---------------	---------------

Find  $E(X)$  and  $Var(X)$ .

$E(X)$  আৰু  $Var(X)$  নিৰ্ণয় কৰা।

- (d) Of a certain distribution, the Karl Pearson's coefficient of skewness is 0·4, the standard deviation is 8 and mean is 30. Find the mode and the median of the distribution.

এটা বিভাজনের কার্ল পিয়েরচনের অপ্রতিসাম্য গুণাংক হল 0·4, মানক বিচলন হল 8 আর মাধ্য হল 30। বিভাজনটোর বহুক আর মধ্যমা নির্ণয় করা।

- (e) Mention the chief characteristics of normal probability distribution.

প্রসামান্য সম্ভাবিতা বন্টনের প্রধান বৈশিষ্ট্যসমূহ উল্লেখ করা।

- (f) What is a control chart ? Explain the reason for  $3\sigma$  control limits for a control chart.

নিয়ন্ত্রণ চিত্র কি? নিয়ন্ত্রণ চিত্রত  $3\sigma$  নিয়ন্ত্রণ সীমা লোৱাৰ কাৰণ ব্যাখ্যা কৰা।

4. (a) Calculate mean and coefficient of variation from the following data : 2+4=6

তলো বন্টনটোৰ বাবে মাধ্য আৰু বিচৰণ গুণাংক নির্ণয় কৰা :

Marks (নম্বৰ)	: 0-10    10-20    20-30    30-40    40-50
------------------	--

No. of students : 15 (ছাত্ৰৰ সংখ্যা)	25	60	40	10
---	----	----	----	----

- (b) Define dispersion. Distinguish clearly between absolute and relative measures of dispersion. 1+3=4

বিচ্ছুরণ সংজ্ঞা দিয়া। বিচ্ছুরণের প্রথম মাপ আৰু আপেক্ষিক মাপৰ মাজত পাৰ্থক্য স্পষ্টকৈ দশোৱা।

5. (a) A problem on statistics is given to five students A, B, C, D and E. Their respective chances (probability) of solving it are

$\frac{1}{2}$ ,  $\frac{1}{3}$ ,  $\frac{1}{4}$ ,  $\frac{1}{4}$  and  $\frac{1}{5}$  respectively. What is the probability that at least one of the students solve the problem ? 6

পৰিসংখ্যা বিজ্ঞানৰ সমস্যা এটা সমাধান কৰিব বাবে  
পাঁচজন ছাত্ৰ A, B, C, D আৰু Eক দিয়া হৈছে।  
তেওঁলোকে সমস্যাটো সমাধান কৰিব পৰা সম্ভাৱিতাবোৰ

যথাক্রমে  $\frac{1}{2}$ ,  $\frac{1}{3}$ ,  $\frac{1}{4}$ ,  $\frac{1}{4}$  আৰু  $\frac{1}{5}$ । অন্তত এজন  
ছাত্ৰই সমস্যাটো সমাধান কৰিব পৰাৰ সম্ভাৱিতা কিমান ?

- (b) If 5% electric bulbs manufactured by a company are defective, find the probability that in a sample of 100 bulbs.

যদি কোনো এটা কোম্পানীয়ে উৎপাদন করা বিজুলী  
বাতিবোৰ 5% অক্টিযুক্ত হয়, তেনেহলে 100টা বিজুলী  
বাতি থকা প্রতিদৰ্শ এটাত

(i) none are defective

এটাৰ অক্টিযুক্ত বিজুলী বাতি নথকাৰ

(ii) 3 bulbs are defective.

4

(Given  $e^{-5} = 0.007$ )

3 টা অক্টিযুক্ত বিজুলী বাতি থকাৰ সম্ভাৱিতা নিৰ্ণয়  
কৰা।

(দিয়া আছেঃ  $e^{-5} = 0.007$ )

6. (a) Fit a straight line trend by the method of  
least square to the following data :

5+1=6

তলৰ তথ্যৰ বাবে ন্যূনতম বৰ্গ প্ৰণালীৰে সৰল বৈধিক  
প্ৰণতা অসংজ্ঞন কৰা :

Year (বছৰ)	:	2008, 2009, 2010, 2011,
---------------	---	-------------------------

Production

Rs. (crores) :	7	10	12	14
----------------	---	----	----	----

উৎপাদন

(কোটি টকা  
হিচাবত)

53/4 (Sem-2) BUST

(8)

15,000(W)

Year : 2012, 2013, 2014  
(বছর)

**Production**

Rs. (crores) : 17 20 24

উৎপাদন

(কোটি টকা

হিচাবত)

Estimate the likely production for 2016.

2016 চনৰ বাবে সম্ভাব্য উৎপাদনৰ পরিমাণ আকলন কৰা।

(b) Write a note on usefulness of Index Number.

4

সূচকাংকৰ প্ৰয়োজনীয়তা সম্পর্কে এটা চমু টোকা লিখা।

7. (a) Discuss the relative advantages and limitations of sample survey and census survey.

6

প্রতিদৰ্শ সৰ্বেক্ষণ আৰু পিয়ল সৰ্বেক্ষণ আপেক্ষিক  
সুবিধা আৰু সীমাবদ্ধতা আলোচনা কৰা।

(b) Explain the concepts of Type I and Type II Error.

4

প্ৰথম প্ৰকাৰ ত্ৰুটি আৰু দ্বিতীয় প্ৰকাৰ ত্ৰুটি অভিধাৰণা  
দুটা ব্যাখ্যা কৰা।

8. (a) The following data are given :

5+1=6

তলৰ তথ্যসমূহ দিয়া আছে :

	x	y
Mean (মাধ্য)	40	6

S.D. (মানক বিচলন)	10	1.5
----------------------	----	-----

Correlation coefficient between x and y = 0.9.

x আৰু y মাজৰ সহসম্বন্ধ গুণাংক = 0.9.

(i) Find the two regression equations.

সমান্তরণ সমীকৰণ দুটা নিৰ্গত কৰা।

(ii) Estimate the value of y when x = 60.

x = 60 হ'লে y অৱ মান আকলন কৰা।

(b) Distinguish between interpolation and extrapolation giving examples. 4

উদাহৰণসহ অন্তৰেশন আৰু বহিৰেশনৰ পাৰ্থক্য দৰ্শেৰা।

9. (a) Estimate by Newton's method of interpolation, the expectation of life at the age 12 years from the following data : 6

নিউটনৰ অন্তর্বেশন সূত্ৰ প্ৰয়োগ কৰি 12 বছৰ বয়সত  
প্ৰত্যাশিত আয়ুস নিৰ্ধাৰণ কৰা :

Age	: 10	15	20	25	30	35
(বয়স)						

Years	: 35·4	32·3	29·2	26·0	23·2	20·4
(বছৰ)						

- (b) What do you mean by correlation between two variables ? Explain different types of correlation. 4

দুটা চলৰাশিৰ মাজৰ সহসম্বন্ধ বুলিলে কি বুজা ? বিভিন্ন  
প্ৰকাৰৰ সহসম্বন্ধ ব্যাখ্যা কৰা।

10. (a) What are assignable and chance causes of variation in a manufacturing process ? When is manufacturing process said to be under statistical quality control ? 4

বিনিৰ্মাণ প্ৰক্ৰিয়াৰ লগত জড়িত নিৰ্বপণ কৰিব পৰা  
আৰু অপ্রত্যাশিত ভাৱে ঘটিব পৰা বিচ্ছুৰণ কি ?  
কেতিয়া বিনিৰ্মাণ এটা পৰিসাংখ্যিকীয় গুণতা নিয়ন্ত্ৰণাধীন  
বুলি কোৱা হয় ?

(b) Write short notes on any two :  $3 \times 2 = 6$

যি কোনো দুটাৰ ওপৰত চমু টোকা লিখা :

(i) Test of hypothesis

প্রকল্প পরীক্ষা

(ii) Kurtosis

কুকুদ বক্রতা

(iii) Level of significance.

সার্থকতা স্তর।